

2024

ACCOUNTANCY

(Commerce)

Full Marks : 80

Pass Marks : 24

Time : 3 hours

The figures in the margin indicate full marks for the questions

ALLOTMENT OF MARKS

Q. No. 1(a-f) carries 1 mark each	:	1×6 = 6
Q. Nos. 2 to 5 carry 2 marks each	:	2×4 = 8
Q. Nos. 6 to 9 carry 3 marks each	:	3×4 = 12
Q. Nos. 10 to 15 carry 5 marks each	:	5×6 = 30
Q. Nos. 16 to 18 carry 8 marks each	:	8×3 = 24
		<hr/>
		Total = 80

(2)

1. Answer the following as directed :

1×6=6

তলত দিয়াবোৰৰ নিৰ্দেশ অনুসৰি উত্তৰ দিয়া :

(a) Accounting does not record quantitative events.

(State whether the statement is True or False)

হিচাপকৰণে পৰিমাণগত ঘটনাবোৰ নথিভুক্ত নকৰে।

(উক্তিটো শুদ্ধ নে অশুদ্ধ উল্লেখ কৰা)

(b) All _____ transactions are recorded in the Cashbook.

(Fill in the blank with appropriate word/words)

সকলো _____ লেনদেনবোৰ নগদবহীত নথিভুক্ত কৰা হয়।

(উপযুক্ত শব্দৰে/শব্দবোৰৰে খালী ঠাই পূৰণ কৰা)

(c) _____ balance in the Passbook shows bank overdraft.

(Fill in the blank with appropriate word/words)

পাশবহীৰ _____ উদ্ধৃত বেংক ওভাৰড্ৰাফ্ট দেখুৱায়।

(উপযুক্ত শব্দৰে/শব্দবোৰৰে খালী ঠাই পূৰণ কৰা)

(d) Depreciation is charged on _____ assets.

(Fill in the blank with appropriate word/words)

অৱক্ষয় _____ সম্পত্তিৰ ওপৰত ধাৰ্য কৰা হয়।

(উপযুক্ত শব্দৰে/শব্দবোৰৰে খালী ঠাই পূৰণ কৰা)

(3)

(e) Balance Sheet shows financial position.

(State whether the statement is True or False)

উদ্ধৃতপত্ৰই আৰ্থিক অৱস্থা দেখুৱায়।

(উক্তিটো শুদ্ধ নে অশুদ্ধ উল্লেখ কৰা)

(f) Trial Balance is the base for preparing Final Accounts.

(State whether the statement is True or False)

উদ্ধৃত-মিলনপত্ৰ চূড়ান্ত হিচাপ প্ৰস্তুতৰ বাবে ভিত্তি হয়।

(উক্তিটো শুদ্ধ নে অশুদ্ধ উল্লেখ কৰা)

2. Mention any two objectives of accounting.

2

হিচাপকৰণৰ যি কোনো দুটা উদ্দেশ্য উল্লেখ কৰা।

3. What is going-concern concept?

2

চলমান প্ৰতিষ্ঠানৰ ধাৰণা মানে কি হয়?

4. What is a Bank Reconciliation Statement?

2

বেংক মিলন বিবৃতি কি হয়?

5. What is Suspense Account?

2

স্থগিত হিচাপ কি হয়?

6. Briefly explain any three qualitative characteristics of Accounting Information.

3

হিচাপকৰণৰ তথ্যৰ যি কোনো তিনিটা গুণগত বৈশিষ্ট্য চমুকৈ ব্যাখ্যা কৰা।

(4)

7. Briefly explain any three limitations of GAAP.

3

GAAP-ৰ যি কোনো তিনিটা সীমাবদ্ধতা চমুকৈ ব্যাখ্যা কৰা।

Or / নাইবা

Briefly explain any three advantages of single-entry system of accounting.

হিচাপকৰণৰ এক-প্ৰৱিষ্টি পদ্ধতিৰ যি কোনো তিনিটা সুবিধা চমুকৈ ব্যাখ্যা কৰা।

8. Briefly explain any three distinctions between Journal and Ledger.

3

জাৰেদা আৰু খতিয়নৰ মাজত থকা যি কোনো তিনিটা পাৰ্থক্য চমুকৈ ব্যাখ্যা কৰা।

Or / নাইবা

Briefly explain any three needs for preparing a Bank Reconciliation Statement.

বেংক মিলন বিবৃতি প্ৰস্তুত কৰাৰ যি কোনো তিনিটা প্ৰয়োজনীয়তা চমুকৈ ব্যাখ্যা কৰা।

9. Briefly explain any three objectives of preparing a Trial Balance.

3

উদ্ভূত-মিলনপত্ৰ প্ৰস্তুত কৰাৰ যি কোনো তিনিটা উদ্দেশ্য চমুকৈ ব্যাখ্যা কৰা।

Or / নাইবা

Briefly explain any two types of errors which do not affect the Trial Balance.

উদ্ভূত-মিলনপত্ৰক প্ৰভাৱিত নকৰা যি কোনো দুটা ভুল চমুকৈ ব্যাখ্যা কৰা।

10. Briefly explain any five distinctions between Revenue Reserve and Capital Reserve.

5

চলিত পুঁজি আৰু মূলধন পুঁজিৰ মাজত থকা যি কোনো পাঁচটা পাৰ্থক্য চমুকৈ ব্যাখ্যা কৰা।

(5)

Or / নাইবা

What is depreciation? Briefly explain three causes of depreciation.

অৱক্ষয় কি হয়? অৱক্ষয়ৰ তিনিটা কাৰণ চমুকৈ ব্যাখ্যা কৰা।

11. Briefly explain any three needs for preparing a Profit & Loss Account.

5

লাভ আৰু লোকচান হিচাপ প্ৰস্তুত কৰাৰ যি কোনো তিনিটা প্ৰয়োজনীয়তা চমুকৈ ব্যাখ্যা কৰা।

Or / নাইবা

From the following information, prepare a Trial Balance :

তলত দিয়া তথ্যৰ পৰা এটা উদ্ভূত-মিলনপত্ৰ প্ৰস্তুত কৰা :

Particulars (বিৱৰণ)	₹ (টকা)
Furniture আচবাব	6,000
Machinery যন্ত্ৰপাতি	15,000
Wages মজুৰী	2,000
Outstanding Salaries অপ্ৰদত্ত দৰমহা	500
Interest on Bank Loan বেংক ঋণৰ ওপৰত সুত	1,500
Purchases ক্ৰয়	7,500
Building ভৱন	15,000

(6)

Particulars (বিবৰণ)	₹ (টকা)
Sundry Charges বিবিধ খৰচ	1,500
Sundry Debtors বিবিধ দেনাদাৰ	5,500
Bad Debts অনুদ্বাৰণীয় ঋণ	1,000
Salary paid in advance অগ্রিম প্রদত্ত দৰমহা	6,000
Rent received in advance অগ্রিম প্রাপ্ত ভাড়া	1,000
Sales বিক্রয়	34,500
Bank Loan বেংক ঋণ	6,000
Discount Allowed বাট্টা প্রদান	2,550
Discount Received প্রাপ্ত বাট্টা	3,000
Capital মূলধন	25,000
Drawings আহৰণ	5,000
Carriage Inward ক্রয়জনিত পৰিবহণ	1,450

12. Write a brief note on "Accounting is a source of information".
 "হিচাপকৰণ এটা তথ্যৰ উৎস।" ইয়াৰ ওপৰত এটা চমু টোকা লিখা। 5

(7)

Or / নাইবা

Briefly explain any five users of Accounting Information.
 হিচাপকৰণৰ তথ্যৰ যি কোনো পাঁচজন ব্যৱহাৰকাৰীৰ চমুকৈ ব্যাখ্যা কৰা।

13. Briefly explain five advantages of Goods and Services Tax. 5
 পণ্য আৰু সেৱাকৰণৰ পাঁচটা সুবিধা চমুকৈ ব্যাখ্যা কৰা।

Or / নাইবা

Briefly explain the Cash Basis and Accrual Basis of accounting.
 হিচাপকৰণৰ নগদভিত্তি আৰু সঞ্চিতভিত্তি চমুকৈ ব্যাখ্যা কৰা।

14. Write the rules of Debit and Credit as per American Approach. 5
 আমেৰিকান পছা অনুসৰি ডেবিট আৰু ক্রেডিটৰ নিয়মবোৰ লিখা।

Or / নাইবা

From the following particulars, prepare a Purchase Book of M/s. Bharatiya Traders :

তলত দিয়া বিৱৰণবোৰৰ পৰা, মেচাৰ্চ ভাৰতীয় ট্ৰেডাৰ্চৰ ক্ৰয়-বহী প্ৰস্তুত কৰা :

2023
 March 10 Purchased on credit from Bose Brothers :

Bose Brothers-ৰ পৰা বাকীত ক্ৰয় কৰা হ'ল :

40 shirts @ ₹ 1,000 each

প্রতিটো 1,000 টকাকৈ 40টা চাৰ্ট

20 sarees @ ₹ 2,000 each

প্রতিটো 2,000 টকাকৈ 20 টা শাড়ি

Less : Trade Discount @ 10%

বাদ : বেপাৰ বাট্টা 10%

2023

Particulars (বিবরণ)

March 16 Purchased on credit from Barua Brothers :

Barua Brothers-ৰ পৰা বাকীত ক্ৰয় কৰা হ'ল :

30 shirts @ ₹ 800 each

প্রতিটো 800 টকাকৈ 30টা চাৰ্ট

" 20 Purchased in cash from Assam Traders :

Assam Traders-ৰ পৰা নগদ ক্ৰয় কৰা হ'ল :

50 sarees @ ₹ 2,000 each

প্রতিটো 2,000 টকাকৈ 50টা শাড়ি

" 30 Purchased on credit from Gogoi Traders :

Gogoi Traders-ৰ পৰা বাকীত ক্ৰয় কৰা হ'ল :

2 chairs @ ₹ 400 each

প্রতিখন 400 টকাকৈ দুখন চকী

15. On 1st April, 2019, Choudhury Traders & Co. purchased a machine for ₹ 1,40,000. On 1st October, 2020, it purchased another machine for ₹ 20,000. It writes off depreciation @ 10% p.a. on Diminishing Balance Method. Accounts are closed on 31st March each year.

Prepare Machinery A/c for three years.

1 এপ্রিল, 2019 তাৰিখে, চৌধুৰী ট্ৰেডাৰ্চ এণ্ড কোঃ-এ 1,40,000 টকা মূল্যত এটা মেচিন ক্ৰয় কৰিলে। 1 অক্টোবৰ, 2020 তাৰিখে, তেওঁলোকে আৰু এটা মেচিন 20,000 টকা মূল্যত ক্ৰয় কৰিলে। বছৰি 10% হাৰে ক্ৰমহাসমান উদ্ধৃত পদ্ধতিত অৱশ্যে ধাৰ্য কৰা হয়। প্রতি বছৰে 31 মাৰ্চ তাৰিখত হিচাপৰ সামৰণি মাৰা হয়। তিনি বছৰৰ বাবে যন্ত্ৰপাতি হিচাপ প্ৰস্তুত কৰা।

5

Or / নাইবা

The following is the extract of a Trial Balance of Assam Stores Co. as on 31st March, 2023 :

31 মাৰ্চ, 2023 তাৰিখত, Assam Stores Co.-ৰ উদ্ধৃত-মিলনপত্ৰৰ পৰা তলত দিয়া বিৱৰণ লোৱা হৈছে :

Particulars (বিবরণ)	Dr. (ডেবিট) ₹ (টকা)	Cr. (ক্রেডিট) ₹ (টকা)
Sundry Debtors বিবিধ দেনাদাৰ	81,000	
Bad Debts অনুদ্বাৰণীয় ঋণ	900	

Write off further Bad Debts ₹ 1,000 and create a provision for Doubtful Debts @ 5% on Sundry Debtors.

Pass the necessary Journal Entries in the books of Assam Stores Co.

অতিৰিক্ত অনুদ্বাৰণীয় ঋণ 1,000 টকা আৰু 5% হাৰত অনুদ্বাৰণীয় ঋণৰ বাবে পুঁজি নথিভুক্ত কৰিব লাগে।

Assam Stores Co.-ৰ বহীত প্ৰয়োজনীয় জাৰেদা প্ৰৱিষ্টি লিপিবদ্ধ কৰা।

16. Prepare a Single-column Cashbook :

8

এক-স্তম্ভযুক্ত নগদবহী প্ৰস্তুত কৰা :

2023	Particulars (বিবরণ)	₹ (টকা)
April	1 Started business with capital মূলধনেৰে ব্যৱসায় আৰম্ভ কৰা হ'ল	1,30,000
"	5 Opened a Bank A/c depositing in Bank বেংকত জমা ৰাখি বেংক হিচাপ খুলা হ'ল	20,000
"	7 Purchased goods for cash নগদ ধনেৰে বস্তু ক্ৰয় কৰা হ'ল	17,000

[Contd.]

2023	Particulars (বিবরণ)	₹ (টকা)
April	9 Sold goods for cash নগদ ধনেৰে বস্তু বিক্রয় কৰা হ'ল	22,000
"	10 Purchased furniture for cash নগদ ধনেৰে আচবাব কিনা হ'ল	26,000
"	12 Purchased goods from Ratan on credit বতনৰ পৰা বাকীত বস্তু কিনা হ'ল	10,000
"	15 Paid rent to landlord ঘৰৰ মালিকক ভাড়া দিয়া হ'ল	25,000
"	28 Paid salaries to employees কৰ্মচাৰীবোৰক দৰমহা দিয়া হ'ল	48,000

Or / নাইবা

Prepare a Bank Reconciliation Statement of Ajay Barman from the following particulars :

তলত দিয়া বিৱৰণৰ পৰা অজয় বৰ্মণৰ বেংক মিলন বিবৃতি প্ৰস্তুত কৰা :

- Bank balance as per Cashbook as on 31st March, 2023—₹ 12,000
নগদবহী অনুযায়ী 31 মাৰ্চ, 2023 তাৰিখত বেংকত জমাৰ পৰিমাণ আছিল—12,000 টকা
- Two cheques of ₹ 1,500 and ₹ 2,500 were issued but not presented to bank for payment before 31st March, 2023
1,500 টকা আৰু 2,500 টকাৰ দুখন চেক আদায় দিয়া হৈছিল, কিন্তু 31 মাৰ্চ, 2023 তাৰিখৰ আগত উক্ত চেক দুখন পৰিশোধৰ বাবে বেংকত দাখিল কৰা হোৱা নাই

- Three cheques of ₹ 900, ₹ 800 and ₹ 1,000 were deposited into bank for collection but were not yet collected
900 টকা, 800 টকা আৰু 1,000 টকাৰ তিনিখন চেক বেংকত জমা দিয়া হৈছিল, কিন্তু উক্ত চেক তিনিখন সংগ্ৰহ কৰা হোৱা নাই
- Bank charges debited in the Passbook but not recorded in the Cashbook—₹ 700
বেংক ব্যয়ৰ বাবদ 700 টকা পাছবুকত ডেবিট কৰা হৈছে, কিন্তু নগদবহীত নথিভুক্ত কৰা হোৱা নাই
- Dividend collected and credited into the Passbook but was not recorded in the Cashbook before 31st March, 2023—₹ 800
800 টকা লাভাংশ বাবদ সংগ্ৰহ কৰা হৈছিল আৰু পাছবুকত ক্রেডিট কৰা হৈছিল, কিন্তু 31 মাৰ্চ, 2023 তাৰিখৰ আগত নগদবহীত নথিভুক্ত কৰা হোৱা নাই

17. Briefly explain the meaning of any four of the following : 2×4=8

তলত দিয়াবোৰৰ যি কোনো চাৰিটাৰ অৰ্থ চমুকৈ ব্যাখ্যা কৰা :

- Financial Statement
বিত্তীয় বিবৃতি
- Capital Expenditure
মূলধনী খৰচ
- Gross Profit
মুঠ লাভ
- Bad Debt
অনুদ্বাৰণীয় ঋণ
- Marshalling of Assets and Liabilities
সম্পত্তি আৰু দায়ৰ বিন্যাস

(12)

Or / নাইবা

From the following information, prepare an Analytical Petty Cashbook for the week ending on 7th April, 2023 : 8

তলত দিয়া তথ্যৰ পৰা 7 এপ্রিল, 2023 তাৰিখত অন্তপৰা সপ্তাহটোৰ বাবে এটা বিশ্লেষণভিত্তিক খুচুৰা নগদবহী প্ৰস্তুত কৰা :

2023	Particulars (বিৱৰণ)	₹ (টকা)
April	1 Balance of cash in hand with the petty cashier খুচুৰা কোষাধ্যক্ষৰ হাতত থকা নগদ ধনৰ উদ্ধৃত	1,000
"	1 Paid for postage ডাকটিকিটৰ বাবে দিয়া হ'ল	240
"	2 Paid for carriage পৰিবহণৰ বাবে দিয়া হ'ল	210
"	3 Received from head cashier মুখ্য কোষাধ্যক্ষৰ পৰা প্ৰাপ্ত নগদ ধন	1,800
"	4 Paid for coolie charges কুলিৰ মজুৰি বাবদ দিয়া হ'ল	170
"	4 Bought postage and stamps ডাকটিকিট ক্ৰয় কৰা হ'ল	230
"	4 Paid for bus fare for office peon কাৰ্যালয়ৰ পিয়নৰ বাবে বাছৰ ভাড়া দিয়া হ'ল	180
"	5 Received from head cashier মুখ্য কোষাধ্যক্ষৰ পৰা প্ৰাপ্ত নগদ ধন	800
"	5 Paid for carriage পৰিবহণ বাবদ আদায় দিয়া হ'ল	820

(13)

2023	Particulars (বিৱৰণ)	₹ (টকা)
April	6 Paid for taxi hire charges for manager পৰিচালকৰ বাবে টেক্সি ভাড়া দিয়া হ'ল	770
"	6 Paid for cleaning washroom শৌচাগাৰ চাফা কৰাৰ খৰচ বাবদ দিয়া হ'ল	400
"	7 Paid for printing and stationery ছপা আৰু মনোহাৰী দ্ৰব্যৰ বাবদ আদায় দিয়া হ'ল	220

18. From the following Trial Balance of Ashok Kumar Barua as on 31st March, 2023 and the additional information, prepare a Trading and Profit & Loss A/c for the year ended 31st March, 2023 and a Balance Sheet as on that date : 8

অশোক কুমাৰ বৰুয়াৰ 31 মাৰ্চ, 2023 তাৰিখৰ উদ্ধৃত-মিলনপত্ৰ আৰু অতিৰিক্ত তথ্য তলত দিয়া হ'ল। 31 মাৰ্চ, 2023 তাৰিখত অন্তপৰা বছৰটোৰ বাবে এখন বেপাৰ আৰু লাভ-লোকচান হিচাপ আৰু উক্ত তাৰিখত এখন উদ্ধৃত-পত্ৰ প্ৰস্তুত কৰা :

Trial Balance / উদ্ধৃত-মিলনপত্ৰ

Particulars (বিৱৰণ)	₹ (টকা)	Particulars (বিৱৰণ)	₹ (টকা)
Purchases ক্ৰয়	1,50,000	Sales বিক্ৰয়	3,00,000
Carriage Outwards বিক্ৰয়জনিত পৰিবহণ	8,000	Bills Payable দিবলগীয়া বিল	10,000
Wages মজুৰি	7,000	Capital মূলধন	1,00,000
Office Expenses কাৰ্যালয়ৰ খৰচ	3,000	Discount Received প্ৰাপ্ত বাউ	5,000
Opening Stock আৰম্ভণি মজুত পণ্য	50,000	Sundry Creditors বিবিধ পাওনাদাৰ	53,000

(14)

Particulars (বিবরণ)	₹ (টকা)	Particulars (বিবরণ)	₹ (টকা)
Carriage Inwards ক্রয়জনিত পরিবহন	5,000	Purchases Returns ক্রয় ফেরত	5,000
Coal and Gas কয়লা আৰু গ্যাস	3,000	Bank Loan বেংক ঋণ	12,000
Discount বাট্টা	2,000	Interest Received প্রাপ্ত সুত	3,000
Salaries দৰমহা	10,000		
Machinery যন্ত্ৰপাতি	65,000		
Sundry Debtors বিবিধ দেনাদাৰ	50,000		
Cash in Hand হাতত থকা নগদ ধন	3,000		
Bad Debts অনুদ্বাৰণীয় ঋণ	3,000		
Cash at Bank বেংকত জমা নগদ ধন	15,000		
Drawings আহৰণ	10,000		
Furniture আচবাব	12,000		
Buildings ভৱন	82,000		
Sales Returns বিক্রয় ফেরত	10,000		
	<u>4,88,000</u>		<u>4,88,000</u>

(15)

Adjustments :

সংযোজনসমূহ :

- (i) Closing Stock as on 31st March, 2023 was ₹ 65,000
31 মাৰ্চ, 2023 তাৰিখত সামৰণী মজুত পণ্য 65,000 টকা
- (ii) Outstanding Wages was ₹ 3,000
অপ্রদত্ত মজুৰি 3,000 টকা
- (iii) Depreciation to be provided on Machinery @ 20% p.a.
and on Furniture @ 10% p.a.
যন্ত্ৰপাতিৰ ওপৰত বছৰি 20% আৰু আচবাবৰ ওপৰত বছৰি 10% হাৰে অৱক্ষয়
ধাৰ্য কৰিব লাগে
